

Total No. of Printed Pages—4

2 SEM FYUGP BOTC2

2024

(May/June)

BOTANY

(Core)

Paper : BOTC2

(Morphology and Reproduction of Spermatophyte)

Full Marks : 60

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

1. তলত দিয়াবিলাকৰ শুন্দ উত্তৰ বাছি উলিওৱা : $1 \times 5 = 5$

Choose the correct answer of the following :

(a) নগুবীজী উত্তিদৰ জ্ঞানপোষক এণ্ডোস্পের্ম / দ্বিষ্ণুণক /
ত্রিষ্ণুণক / এটা৳ও নহয়।

In gymnosperms, the endosperm is
haploid / diploid / triploid / None of
these.

(b) ফলক কাণ্ড এবিধ কৃগান্তবিত মূল / কাণ্ড / পাত /
এটা৳ও নহয়।

Phylloclade is a modification of root /
stem / leaf / None of these.

(2)

- (c) আটাইতকৈ উচ্চ বিকশিত পুষ্পবিন্যাস হৈছে হাইপেনথ'ডিয়াম / স্লেপডিক্স / মুণ্ডক / বহু-পার্শ্বীয় চাইয়।

The most highly evolved type of inflorescence is hypanthodium / spadix / capitulum / polychasial cyme.

- (d) এগাহ ফুলৰ পুঁত্তৰক আৰু স্তৰৱৰক বেলেগ বেলেগ সময়ত পুৰ্ব হোৱা প্ৰক্ৰিয়াটোক অসম্পৰিণতি / অসম্বৰ্দ্ধন্তি / সমবিভাজন / অসমৰেণুপ্ৰসূ কোৱা হয়।

Maturation of stamens and pistils at different times in the same flower is called dichogamy / heterostyly / dichotomy / heterospory.

- (e) দ্বিনিষেচন (ত্ৰি-সংযোজন) প্ৰক্ৰিয়াৰ আৰিষ্কাৰক ন'ৱাছিন / ট্ৰাচৰ্গাৰ / লিউণেনহক / হ'ফমেইষ্টৰ।

The process of double fertilization (triple fusion) was discovered by Nawaschin / Strasburger / Leeuwenhoek / Hofmeister.

2. চমু টোকা লিখা (যি কোনো ঢাবিটাৰ) : 4×4=16

Write short notes on (any four) :

- (a) চাইকাচৰ ক'বেলইড শিপা

Coralloid root of Cycas

- (b) ট্ৰাইক'মৰ কাৰ্য

Function of trichomes

(3)

- (c) মেল জাৰ্ম একক
MGU (Male Germ Unit)

- (d) পৰাগধানীৰ বেৰৰ গঠন
Structure of anther wall

- (e) স্ব-সংগঘৰণৰোধী
Self-incompatibility
- (f) অনিষেক ফলন
Parthenocarpy

3. জীৱাশ্ম গঠনৰ প্ৰক্ৰিয়াটো আলোচনা কৰা। কিয় জীৱাশ্ম গণবোৰক 'ফৰ্ম জেনেৰা' বোলা হয় ? 10+3=13

Discuss the process of fossilization. Why are the fossil genera called as 'form genera'?

অথবা / Or

- কি কি বৈশিষ্ট্যত নিটাম গুপ্তবীজী উভিদৰ অধিক নিকটহ ?
যথোপযুক্ত চিত্ৰসহ আলোচনা কৰা। 10+3=13

In what aspect, *Gnetum* is more closer to angiosperm? Discuss with suitable diagrams.

4. পুষ্পবিন্যাস কি ? উদাহৰণসহ বিভিন্ন প্ৰকাৰৰ অনিয়ত পুষ্পবিন্যাসসমূহ আলোচনা কৰা। 10+3=13

What is an inflorescence? Give an account of various Racemose inflorescence with example.

(4)

অথবা / Or

তলত দিয়াবিলাকৰ বিস্তৃত টোকা লিখা :

$6\frac{1}{2} \times 2 = 13$

Write explanatory notes on the following :

(a) অমৰা বিন্যাসৰ প্ৰকাৰ

Types of placentation

(b) অসংগঞ্জন

Apomixis

5. ইতৰ পৰাগযোগ সম্পন্ন হ'বৰ বাবে উত্তিদসমূহে অৱলম্বন কৰা
কৌশলসমূহ বৰ্ণনা কৰা। প্ৰকৃতিয়ে কিয় ইতৰ পৰাগযোগ সম্পন্ন
হোৱাত গুৰুত্ব দিয়ে ?

$10+3=13$

Describe the different contrivances or
mechanisms to perform cross-pollination.
Why does nature prefer cross-pollination?

অথবা / Or

স্বী-জননবেণুৰ বিকাশ বুলিলে কি বুজা? চতুঃবেণুক অণহলীৰ
বিকাশ প্ৰক্ৰিয়া উপযুক্ত উদাহৰণসহ বৰ্ণনা কৰা। প্ৰযোজন
সাপেক্ষে চিত্ৰ অংকন কৰা।

$2+8+3=13$

What do you mean by megasporogenesis?
Describe the development of tetrasporic type
of embryo sacs with suitable examples. Draw
diagram wherever necessary.

★ ★ ★